


# Buddha Statue/Stupa/Sculpture Consecration



Mangala	<p><b>Mālā [Prayer Beads]</b> <i>(recite the prayer, then blow and rub the mālā gently)</i> ॐ रुचिरा मणि प्रवर्तमानये स्वाहा॥ oṃ rucirā maṇi pravartamānaye svāhā ॥ [3x]</p> <p><b>Japa [Prayer]</b> ॐ सांभारा सांभारा विमानसारा महाजप हूं । ॐ स्मरा स्मरा विमानस्कारा महाजप हूं॥ oṃ sambhara sambhara vimānasara mahājapa hūṃ । oṃ smara smara vimānaskara mahājapa hūṃ ॥ [3x]</p> <p><b>Dharma [Virtue]</b> ॐ धुरु धुरु जयामुखे स्वाहा॥ oṃ dhuru dhuru jayaṃukṣe svāhā ॥ [3x]</p> <p><b>Namaskāra [Prostration]</b> ॐ: नमो मंजुश्रिये । नमो सुश्रिये । नमो उत्तमश्रिये स्वाहा:॥ oṃ namo mañjuśrīye । namo suśrīye । namo uttamaśrīye svāhā ॥ [3x]</p>	<p><b>Śaraṇagamana Cittotpāda Gāthā [Refuge And Bodhicitta]</b> बुद्धं च धर्मं च गणोत्तमं च यावद्धि बोधिं शरणं प्रयामि । दानादिकृत्यैश्च कृतैर्मयैर्भिरुद्धो भवेयं जगतो हिताय॥ buddhaṃ ca dharmam ca gaṇottamam ca । yāvaddhi bodhiṃ śaraṇam prayāmi । dānādi kṛtyaiśca kṛtaiḥ mayāebhīḥ buddho । bhāvyaṃ jagato hitāya ॥ [3x]</p> <p><b>Catvāry Apramāṇāni [Four Immeasurables]</b> सत्त्वाः सुखेन सम्प्रयुज्येरन् । सत्त्वा दुःखेन वियुज्येरन् । सत्त्वाः सुखेन न वियुज्येरन् । सत्त्वाः हितं लभेरन्॥ sattvāḥ sukkena samprayujyeran । sattvā duḥkhena viyujyeran । sattvāḥ sukkena na viyujyeran । sattvāḥ hitam labheran ॥ [3x]</p> <p><b>Prajñāpāramitā Hrdaya [Perfection Of Wisdom Primary]</b> ॐ गते गते पारगते पारसंगते बोधि स्वाहा॥ oṃ gate gate pāragate pārasaṃgate bodhi svāhā ॥ [7x]</p> <p><b>Sūnyatā [Buddha Nature]</b> ॐ स्वभाव शुद्धाः सर्व धर्माः स्वभाव शुद्धो ऽहं॥ oṃ svabhāva śuddhā sarva dharmāḥ svabhāva śuddho 'ham ॥ [7x]</p>	Abhiseka 3
---------	---	---	---------------

Abhiseka	<p><b>Pratīyasamutpāda Samudaya Nirodha [Arising and Cessation of Causality]</b> <i>(continued)</i> अविज्जाय त्वेव असेस विराग-निरोधा संखार-निरोधो । संखार-निरोधा विज्ञान-निरोधो । विज्ञान-निरोधा नामरूप-निरोधो । नामरूप-निरोधा सळायतन-निरोधो । सळायतन-निरोधा फस्स-निरोधो । फस्स-निरोधा वेदना-निरोधो । वेदना-निरोधा तण्हा-निरोधो । तण्हा-निरोधा उपादान-निरोधो । उपादान-निरोधा भव-निरोधो । भव-निरोधा जाति-निरोधो । जाति-निरोधा जरामरण-सोक-परिदेव-दुक्ख-दोमनस्सुपायासा निरुज्झन्ति । एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति ति॥ avijjāyatveva asesa virāga nirodhā saṅkhāra nirodho । saṅkhāra nirodhā viññāna nirodho । viññāna nirodhā nāmarūpa nirodho । nāmarūpa nirodhā saḷāyatana nirodho । saḷāyatana nirodhā phassa nirodho । phassa nirodhā vedanā nirodho । vedanā nirodhā taṇhā nirodho । taṇhā nirodhā upādāna nirodho । upādāna nirodhā bhava nirodho । bhava nirodhā jāti nirodho । jāti nirodhā jarā maraṇam soka parideva dukkha domanassupāyāsā nirujjhanti । evametassa kevalassa dukkhakhandhassa nirodho hoti ॥</p>	5
----------	---	---

Abhiseka	<p><b>Anekajāti Gāthā [Buddha Auspicious Victories Verses]</b>  अनेकजातिसंसारं । सन्धाविस्सं अनिब्बिसं । गहकारं गवेसन्तो । दुक्खा जाति पुनप्पुनं ।  गहकारक दिट्ठोसि । पुन गेहं न काहसि । सब्बा ते फासुका भग्गा । गहकूटं विसङ्खतं । विसङ्खारगतं चित्तं । तण्हानं खयमज्झगा॥</p> <p>anekajāti saṃsāraṃ । sandhāvissaṃ anibbisaṃ । gahakāraṃ gavesanto । dukkhā jāti punappunaṃ ।  gahakāraṃ ka diṭṭhosi । puna gehaṃ na kāhasi । sabbā te phāsukā bhaggā । gahakūṭaṃ visaṅkhaṭaṃ । visaṅkhāra gataṃ cittaṃ ।  taṇhānaṃ khayamajjhagā ॥</p> <p><b>Pratītyasamutpāda Gāthā [Dependent Origination]</b>  ये धर्मा हेतुप्रभवा हेतुं तेषां तथागत उवाच । तेषांच यो निरोध एववादी महाश्रमणः । अज्ञानाच्चीयते कर्म जन्मनः कर्म कारणम् । ज्ञानान्चीयते कर्म कर्माभावान्न जायते॥</p> <p>ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgata uvāca । teṣāṃ-  ca yo nirodha evaṃvādi mahāśramaṇaḥ । ajñānāc cīyate karma  janmanaḥ karma kāraṇam । jñānān na cīyate karma  karmābhāvān na jāyate ॥ [7x]</p>	<p><b>Vairocana Sarvakatāḍānavidhiḥ [Entire Reason For The Established Ordinance]</b>  ॐ सूक्ष्मे सूक्ष्मे समे समये शान्ते दान्ते समारोपे अनालम्बे तरम्बे यशोवति महातेजे निराकुलनिर्व्राणे सर्व्वबुद्धाधिष्ठानाधिष्ठिते स्वाहा॥</p> <p>oṃ sūkṣme sūkṣme same samaye śānte dānte samārope  anālambe tarambe yaśovati mahāteje nirākulanirvāṇe  sarvabuddhādhiṣṭhānādhiṣṭhite svāhā ॥ [3x]</p> <p><b>Ratnadhvaja Parikrama Dhāraṇī [Circumambulation Dhāraṇī]</b>  ॐ रत्ने रत्ने महारत्ने रत्नविजये स्वाहा॥</p> <p>oṃ ratne ratne mahāratne ratnavijaye svāhā ॥ [3x]</p> <p><b>Vimala Uṣṇīṣa [Great Wisdom - Stainless Uṣṇīṣa]</b>  ॐ नमस्त्र्यधिकानां । सर्वतथागता हृदय गर्भे । ज्वल ज्वल । धर्मधातु गर्भे । सांभारा मम आयु संशोधय मम सर्व पापं । सर्व तथागत समन्त उष्णीष विमले विशुद्धे । हूँ हूँ हूँ हूँ । अं वं सं जः स्वाहा॥</p> <p>oṃ namastryadhvikānāṃ । sarva tathāgata ḥṛdaya garbhe । jvāla  jvāla । dharmadhātu garbhe । sambhara mama āyuh saṃśodhaya  mama sarva pāpaṃ । sarva tathāgata samanta uṣṇīṣa vimale  viśuddhe । hūṃ hūṃ hūṃ hūṃ । aṃ vaṃ saṃ jaḥ svāhā ॥ [21x]</p>	७
Abhiseka	<p><b>Āhvāna [Invitation]</b>  འཇིགས་བརྟུན་བཞུགས་པའི་སངས་རྒྱལ་དང་བྱུང་རྒྱུ་བལྟམས་དཔལ་འབྲས་ཅན་བདག་ལ་དགོངས་སུ་གསོལ།  ཇི་སྲིད་ནམ་མཁའ་མཐའ་དང་མཉམ་པའི་སེམས་ཅན་ཐམས་ཅད་ལ་གནས་པའི་ལྷ་དན་ལས་འདེམ་པའི་ས་ལམ་བཞག་གི་བར་དུ་རྒྱལ་བ་རྣམས་སུ་དན་ལས་མི་འདེའ་བར་བརྟན་  པར་བཞུགས་སུ་གསོལ།</p> <p>ཁྱེད་པར་དུ་ཡང་སྐྱེ་བུ་གསུང་བུགས་ཀྱི་རྟེན་འདི་རྣམས་ལ་ཇི་སྲིད་འབྱུང་བ་བཞིན་གཤོག་དཔལ་མ་ཞིག་གི་བར་དུ་བརྟན་པར་བཞུགས་སུ་གསོལ།  བརྟན་པར་བཞུགས་ནས་ཁྱེད་བདག་དང་སེམས་ཅན་ཐམས་ཅད་ལ་མཚོག་དང་བྱུན་མེད་གི་དངོས་གྲུབ་མ་སྤེལ་པ་སྐྱེ་བ་དུ་གསོལ།</p> <p>chok chu na zhukpé sangyé dang chang chub sempa tamché dak  la gong su sol।  ji si namkhé ta dang nyampé semchen tamché mi népé nya ngen  lé dépé sa la ma zhak gi bar du gyalwa nam nya ngen lé mi dawar  tenpar zhuk su sol।  khyepar du yang ku sung tuk kyi ten di nam ji si jungwa zhi'i nöpé  ma zhik gi bar du tenpar zhuk su sol।  tenpar zhuk né kyang dak dang sem chen tamché la chok dang  tün mong gi ngö drup ma lü pa tsal du sol ॥ [3x]</p>	<p><b>Pratītyasamutpāda Samudaya Nirodha [Arising and Cessation of Causality]</b>  अविज्जा-पच्चया संखारा । संखार-पच्चया विज्ञाणां ।  विज्ञाण-पच्चया नामरूपं । नामरूप-पच्चया सळायतनं ।  सळायतन-पच्चया फस्सो । फस्स-पच्चया वेदना ।  वेदना-पच्चया तण्हा । तण्हा-पच्चया उपादानं ।  उपादान-पच्चया भवो । भव-पच्चया जाति ।  जाति-पच्चया जरामरण-सोक-परिदेव-दुक्ख-दोमनस्सुपायासा सम्भवन्ति ।  एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति ।</p> <p>avijjā paccayā saṅkhārā । saṅkhāra paccayā viññāṇaṃ ।  viññāṇa paccayā nāmarūpaṃ । nāma rūpa paccayā saḷāyatanaṃ ।  saḷāyatana paccayā phasso । phassa paccayā vedanā ।  vedanā paccayā taṇhā । taṇhā paccayā upādānaṃ ।  upādāna paccayā bhavo । bhava paccayā jāti ।  jāti paccayā jarā maraṇaṃ soka parideva dukkha  domanassupāyāsā sambhavanti ।  evametassa kevalassa dukkhakhandassa samudayo hoti ।</p>	४

**Cakṣu Unmilan [Opening Of Eyes]**

ॐ ज्ञानं चक्षुः प्रवेशय फट्॥

oṃ jñāna cakṣu praveśāya phaṭṭ || [3x]

**Pañcajñāna [Five Wisdoms]**

ॐ आः ह्रूं स्वाहा॥

oṃ āḥ hūṃ svāhā || [3x]

**Abhiṣekapūjā [Consecration Offering]**

ॐ भगवं सर्वतथागत परमपूजा प्रतीच्छ होः । ॐ पुरुषाय होः॥

oṃ sarva tathāgata mahāpūja pratīccha hoḥ । oṃ puruṣāya hoḥ || [3x]

**Supraṭiṣṭha [Request For Deities To Remain]** (*blessing mudrā with our left hand is held above the statue/stupa/sculpture, palm down with the thumb pressing down the pinky finger. Our right hand is held below the statue/stupa/sculpture, palm up with the thumb pressing down the pinky finger*)

ॐ गुरु बुद्ध बोधिसत्त्व धर्मपाल सपरिवार एजति जः हूं बं होः । ॐ सुप्रतिष्ठ वज्रये स्वाहा॥

oṃ guru buddha bodhisattva dharmapāla saporivāra ejati jaḥ  
hūṃ baṃ hoḥ । oṃ supraṭiṣṭha vajraye svāhā || [3x]

**Puṇya Pariṇāmanā [Merit Dedication]** (*in our own words*)

**Svastigāthā [Verses of Auspiciousness]**

རབ་མཛེས་གསེར་ལྷུན་བཟེགས་པའི་ལྷུན་པོ་ལ།  
 རྣམ་མང་རིན་ཆེན་ཚོགས་ཀྱི་ཡུ་བ་ཀོང་ལྷུང་།  
 ལྷ་བས་མི་ངོམས་སྐྱ་གཞུགས་མཚོག་འདི་ལ།  
 ལྷིང་མཐའི་བར་དུ་བརྟན་པར་བཞུགས་སུ་གསོ་ལ།

rab dze ser zhun tzeg pä'i lhun po la |  
 nam mang rin ch'en tsog kyi tr'a kö tar |  
 ta wä mi ngom ku zug ch'og di d'ag |  
 si thäi bar du tän par zhug su sö |

**Svastigāthā [Verses of Auspiciousness] (continued)**

མི་འགྱུར་ལྷུན་པོ་སྐྱ་ཡི་བཀྲ་འཕེལ་འོག།  
 ཡན་ཡམ་རྒྱག་རྒྱ་གསུང་གི་བཀྲ་འཕེལ་འོག།  
 མཐའ་བྲལ་དོན་དམ་ལས་ཀྱི་བཀྲ་འཕེལ་འོག།  
 ལྷུ་མ་བའི་སྐྱ་གསུང་ལྷུགས་ཀྱི་བཀྲ་འཕེལ་འོག།

mi gyur lhun po ku yi tra shi shog |  
 yan lag dr'ug chu sung gi tra shi shog |  
 tha' dr'äl d'on d'am thug kyi tra shi shog |  
 gyäl wa'i ku sung thug kyi tra shi shog ||

**Prārthanāsiddhiḥ [Accomplishment Of All Aspirations]**

पञ्चेन्द्रियावबोधनीये स्वहा । जय जय सुजय ।।

pañcendriyāvabodhanīye svāhā | jaya jaya sujaya ||